

Total No. of Printed Pages—7

**5 SEM TDC ECO G 1**

**2016**

( November )

ECONOMICS

( General )

Course : 501

**( Elementary Statistics for Economics )**

Full Marks : 80

Pass Marks : 32 (Backlog)/24 (2014 onwards)

Time : 3 hours

*The figures in the margin indicate full marks  
for the questions*

1. নির্দেশানুযায়ী উত্তর দিয়া :  $1 \times 8 = 8$

Answer as directed :

(a) প্রথম বারব বাবে সংগৃহীত তথ্যক \_\_\_\_\_ বোলে।

Data collected for the first time are called  
\_\_\_\_\_ data.

(খালী ঠাই পূরণ কৰা)

(Fill in the blank)

(b) পিয়ল পদ্ধতির এটা অসুবিধা উল্লেখ করা।

Mention one disadvantage of census method.

(c) বগীকৃত বিভাজনৰ বহুলক নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা।

Write the formula for finding mode from a grouped distribution.

(d) মানক বিচলন কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে।

Standard deviation can never be negative.

(শুন্দি / অশুন্দি লিখা)

(Write True / False)

(e) সূচকাংক সূত্ৰই সময় প্রতিলোম পৰীক্ষা সিদ্ধ কৰে যদি—

An index number satisfies time reversal test if—

$$(i) P_{01} \times P_{01} = 1$$

$$(ii) P_{01} \times P_{10} = 1$$

$$(iii) P_{10} \times P_{10} = 1$$

(iv) ওপৰৰ এটাৰ নহয়

None of the above

(শুন্দি উত্তৰটো বাছি উলিওৱা)

(Choose the correct answer)

(f) তলৰ তথ্যৰ পৰা প্ৰসাৰৰ গুণাংক নিৰ্ণয় কৰা :

Determine the coefficient of range for the following distribution :

X	: 0-10	10-20	20-30	30-40	40-50
f	: 5	15	115	50	65

(g) অন্তর্বেশনৰ এটা ব্যৱহাৰ উল্লেখ কৰা।

Mention one use of interpolation.

(h) সূচক সংখ্যাই নিৰ্ণয় কৰে

Index number measures

(i) জাতীয় আয়

National Income

(ii) জীৱনধাৰণৰ মানদণ্ড

Cost of living

(iii) কৃষি উৎপাদন

Agricultural production

(iv) নিয়োগৰ পৰিমাণ

Rate of employment

(শুন্দি উত্তৰটো বাছি উলিওৱা)

(Choose the correct answer)

2. তলৰ ধি কোনো চাৰিটাৰ চমু টোকা লিখা :  $4 \times 4 = 16$

Write short notes on any four of the following :

(a) প্ৰতিচয়ন

Sampling

(b) গুণোত্তৰ মাধ্য

Geometric mean

(c) বিক্ষেপণৰ পৰম আৰু আপেক্ষিক মাপ

Absolute and relative measure of dispersion

- (d) ফিচারৰ আদৰ্শ সূত্ৰ  
Fisher's ideal index
- (e) গৌণ তথ্য  
Secondary data

3. (a) পৰিসংখ্যা বিজ্ঞানৰ সংজ্ঞা দিয়। পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ আৰু অপপ্ৰয়োগ সম্বন্ধে আলোচনা কৰ।  $3+8=11$   
Define Statistics. Discuss the uses and abuses of statistics.

অথবা / Or

- (b) প্ৰশ্নতালিকা বুলিলে কি বুজা? অনুসৃতি আৰু প্ৰশ্নতালিকাৰ মাজত কেনেধৰণৰ পাৰ্থক্য আছে? প্ৰশ্নতালিকা প্ৰস্তুত কৰোঁতে লক্ষ্য কৰিবলগীয়া দৰকাৰী কথাকেইটা উল্লেখ কৰ।  $2+3+6=11$

What do you mean by questionnaire?  
What is the difference between a questionnaire and a schedule? State the essential points to be noted in drafting a questionnaire.

4. (a) মাধ্য আৰু মাধ্যিকীৰ সংজ্ঞা দিয়। মাধ্য আৰু মাধ্যিকীৰ দোষগুণ আৰু ব্যৱহাৰ উল্লেখ কৰ।  $2+9=11$   
Define mean and median. State their merits, demerits and uses.

অথবা /Or

- (b) তলত দিয়া তথ্যসমূহৰ পৰা সমান্তৰ মাধ্য আৰু মাধ্যিকী  
নিৰ্ণয় কৰা :  $6+5=11$

Calculate arithmetic mean and median  
from the following data :

আয় <i>Income</i>	0-5	5-10	10-15	15-20	20-25	25-30
বাৰংবাৰতা <i>Frequency</i>	5	7	10	8	6	4

5. (a) বিক্ষেপণৰ মাপ বুলিলে কি বুজায়? বিক্ষেপণৰ বিভিন্ন  
মাপসমূহ কি কি? মানক বিচলনৰ সুবিধা আৰু  
অসুবিধাসমূহ উল্লেখ কৰা।  $2+3+6=11$

What do you mean by measures of dispersion? What are the different measures of dispersion? Mention the merits and demerits of standard deviation.

অথবা /Or

- (b) তলত দিয়া তথ্যৰ পৰা গড় বিচলন নিৰ্ণয় কৰা : 11

Calculate mean deviation from the  
following data :

শ্ৰেণী <i>Class</i>	0-10	10-20	20-30	30-40
বাৰংবাৰতা <i>Frequency</i>	7	12	18	25

শ্ৰেণী <i>Class</i>	40-50	50-60	60-70
বাৰংবাৰতা <i>Frequency</i>	16	14	8

6. (a) সূচকাংক কাক বোলে? ইয়াক তৈয়ার কর্ণেতে উত্তর  
হোৱা সমস্যাবোৰ ব্যাখ্যা কৰা। 2+9=11

What is index number? Explain the various problems of constructing an index number.

অথবা /Or

(b) তলৰ তথ্য বাশিৰ ভিত্তি (i) পাছি আৰু (ii) ফিছাৰৰ  
আদৰ্শ সূত্ৰ প্ৰয়োগ কৰি 2015 চনৰ বাবে মূল্য সূচকাংক  
নিৰ্ণয় কৰা : 5+6=11

Calculate price index number for the year 2015 by using (i) Paasche's method and (ii) Fisher's ideal index method from the following data :

দ্রব্য / Goods	দ্বাৰা / Price		পৰিমাণ / Quantity	
	2015	2010	2015	2010
A	40	20	6	8
B	60	50	5	10
C	50	40	15	15
D	20	20	25	20

7. (a) অন্তৰ্রেশন কাক বোলে? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ ব্যাখ্যা  
কৰা। 2+10=12

What is interpolation? Explain the different methods of interpolation.

অথবা / Or

- (b) তলৰ তালিকাত বয়স আৰু প্ৰত্যাশিত আয়ুস দিয়া আছে।  
নিউটনৰ অগ্ৰৱত্তি সূত্ৰ প্ৰয়োগ কৰি 12 বছৰ বয়সত  
প্ৰত্যাশিত আয়ুস নিৰ্ণয় কৰা :

12

The following table gives the expectation of life at different ages. Calculate the expected life at age 12 by using Newton's forward interpolation formula :

বয়স <i>Age</i>	10	15	20	25	30	35
প্ৰত্যাশিত আয়ুস <i>Expectation of life</i>	35·4	32·2	29·1	26·0	23·1	20·4

★ ★ ★